



# AMINES & PLASTICIZERS LIMITED

(ISO 9001:2015, ISO 14001:2015, OHSAS 18001:2007 CERTIFIED COMPANY)

August 19, 2019

To,  
BSE Limited.,  
P. J. Towers,  
Dalal Street,  
Mumbai - 400 001.

Dear Sir / Madam,

**Sub: Submission of Advertisement published in newspapers regarding Notice for transfer of equity shares and unclaimed dividend to the Investor Education and Protection Fund (IEPF) Account.**

Pursuant to Regulation 30 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed copies of the advertisement published in North East Times in English and Amor Assam in Assamese language at Guwahati, Assam dated 31<sup>st</sup> July, 2019 requesting the concerned shareholders to take appropriate action to claim their dividend, which has not been paid or claimed by them for seven consecutive years or more, failing which their shares and unclaimed dividend will become liable to be transferred to the IEPF Account.

Kindly take a note of the same.

Thanking you,  
Yours sincerely,

For **Amines and Plasticizers Ltd**

  
Ajay Puranik  
President – Legal & Company Secretary.



Encl: As above.



name has been recorded as Tulasi Moni Daloi. Henceforth, my name will be Tulsi Boro Doloi in all future purposes.

63034

### NAME CHANGE

I Sri Rakesh Panicker, S/O. Sri. Rajendra Panicker, a resident of Parbatia, P.O., PS & Dist. Tinsukia (Assam) have declared by an affidavit before the Notary Public at Tinsukia on 26-07-2019. That Raju Panicker and Rajendra Panicker are the names of one and same identical person ie of my father no one else.

### LOST

I have lost my Admit Card bearing Roll-0358 No. 10036 of H.S. Exam. 2019. Jugal Sonowal Barbaruah, Dibrugarh Mobile - 9954413969

### EGBERT ANDREWS AUCTION MART

Announces e-auction on 8.8.2019 at 11 AM. A/C 41 Veh Coy, Narangi. Motor Cycles, Gypsy, Army Bus, Trucks Tata/STLN/FAT, etc. Inspection at 41 Veh Coy (Main/Det) Narangi/ Missamari, 2/5 MTN DOU, Dibrugarh/Tenga. Details on Web : [www.eaamindia.com](http://www.eaamindia.com).

### AMINES & PLASTICIZERS LTD.

Reg. Office: Poal Enclave, Clo. Pranati Builders Pvt. Ltd., Principal J.B. Road, Chenikuthi Guwahati, Assam 781 003. Tel: 022-24935282

CIN: L24229AS1973PLC001446, Website: [www.amines.com](http://www.amines.com) E-mail: [legal@amines.com](mailto:legal@amines.com)

### NOTICE

(for the attention of Equity Shareholders of the Company)

Sub: Transfer of Equity Shares of the Company to Investor Education and Protection Fund (IEPF) Authority

This notice is published pursuant to the provisions of the Investor Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016, as amended ("the Rules"). The Rules, amongst other matters, contain provisions for transfer of all shares, in respect of which dividend has not been paid or claimed for seven consecutive years or more, in the name of the Investor Education and Protection Fund (IEPF) Authority.

Adhering to the various requirements set out in the Rules, the Company has, so far, transferred to IEPF Authority, on respective due date, all shares in respect of which dividend(s) for the financial year 2009-10 had remained unpaid or unclaimed for a period of seven consecutive years or more. The Company has now, vide its letters dated June 12, 2019 and Reminder letter dated July 26, 2019, communicated individually to the concerned shareholders whose shares are liable to be transferred to IEPF Authority during the financial year 2019-20 for taking appropriate action.

The Company has uploaded full details of such shareholders and shares due for transfer to IEPF Authority on its website at [www.amines.com](http://www.amines.com). Shareholders are requested to refer to the web-link <http://www.amines.com/iepf.html> to verify the details of uncashed dividends and the shares liable to be transferred to IEPF Authority.

Shareholders may note that both the unclaimed dividend and the shares transferred to IEPF Authority including all benefits accruing on such shares, if any, can be claimed back by them from IEPF Authority after following the procedure prescribed under the Rules.

The concerned shareholders, holding shares in physical form and whose shares are liable to be transferred to IEPF Authority, may note that the Company would be issuing new share certificate(s) in lieu of the original share certificate(s) held by them for the purpose of dematerialisation and transfer of shares to IEPF Authority as per the Rules and upon such issue, the original certificate(s) which stands registered in their name will stand automatically cancelled and be deemed non-negotiable.

The shareholders may further note that the details uploaded by the Company on its website shall be deemed to be adequate notice in respect of issue of new certificate(s) by the Company for the purpose of transfer of shares to IEPF Authority pursuant to the Rules.

In case the Company does not receive any communication from the concerned shareholders by October 25, 2019, the Company shall, with a view to complying with the requirements set out in the Rules, dematerialise and transfer the shares to IEPF Authority by way of corporate action by the due date as per procedure stipulated in the Rules.

In case the shareholders have any queries on the subject matter and the Rules, they may contact Ms. Chetana Badwania, RTA Executive, Sharex Dynamic (India) Pvt. Ltd., Company's Share Transfer Agents At C-101, 247 Park, LBS Marg, Vikhroli (West), Mumbai - 400083, Tel : 022 28515644/5606/6338; Fax - 022 2851 2885; Email : [support@sharexindia.com](mailto:support@sharexindia.com).

For Amines and Plasticizers Limited

Sd/-

Ajay Puranik

President (Legal) & Company Secretary

Place: Mumbai  
Date: July 31, 2019

and cosmetics. The sale, which started from July 1, will close tomorrow.

Westside offers a wide range of contemporary and exclusively designed apparels for the woman of today. Be it the 9 to 9 collections of Wardrobe, the casual and confident LOV, the young and edgy NUON and Sassy Soda, GIA for curvy women, StudioFit for fitness wear in performance fabrics, Wunderlove to enhance your personal fashion quotient, the festive and intricate collection of Vark, Bombay Paisley with its fusion of bohemian prints and global silhouettes, Zuba with its fine silk weaves or the forever favorite Utsa which lets you play with colours and silhouettes- Westside has something for every trend conscious woman.

Keeping up with the latest trends in fashion, Westside offers a vast array of apparel for men. Brands for men include the young and edgy NUON, ETA with ethnic influences & nature inspired fabrics, Ascot for tailored perfection, Westsport for casual wardrobe must haves, Studio Fit for fitness wear, etc.

Bullion traders said the pick-up in demand helped the rally in the precious metal.

Globally, gold was trading flat at USD 1,427.60 an ounce in New York, as investors were cautious ahead of crucial trade talks between the US and China.

The investors are also awaiting the outcome of the US Federal Reserve's meeting for further signals.

Meanwhile, silver globally also witnessed lack of movement and was trading steady at USD 16.54 an ounce.

In the national capital, gold of 99.9 per cent and 99.5 per cent purity rose Rs 160 each to Rs 35,880 per 10 grams and Rs 35,710 per 10 grams, respectively.

Sovereign gold held steady at Rs 27,500 per eight grams.

Silver ready gained Rs 150 to Rs 42,050 per kg and weekly-based delivery was advanced Rs 53 to Rs 41,239 per kg. Silver coins were in good demand and traded higher by Rs 1,000 at Rs 85,000 for buying and Rs 86,000 for selling of 100 pieces, respectively. Agencies

too dropped 103.80 points to settle at 11,085.40.

In the Sensex pack, Yes bank emerged as the big

## HCG cancer

GUWAHATI, JULY 30: most advanced technology and expertise in cancer care. Specialist in Cancer Care twenty-third comprehensive centre in India. Partnered with



tics Pvt Ltd, which offers multiple facilities under one roof named as HCG EKO Cancer Care. This, HCG - The Specialist is now accessible to states in India like Assam, Tripura, Arunachal Pradesh etc. and countries like Bangladesh, Bhutan.

The comprehensive cancer care offering cutting-edge procedures like total body irradiation, radiotherapy, bone marrow trans

## Stormy sterling

LONDON, JULY 30: Brewing no-deal Brexit worries sent the pound sinking towards a two-year low versus the euro and roughed up Irish bonds on Tuesday, while stock markets wilted before what is expected to be the first cut in U.S. rates since the financial crisis.

Europe's markets suffered a stormy start as the pound followed its worst day of the year with another 0.5% swoon against all the major currencies.

A blizzard of fiery talk on Monday that included the new UK Prime Minister Boris Johnson calling his predecessor's Brexit plans dead and its new foreign minister labelling the European Union "stubborn" kept the slide intact.

Sterling fell as far as \$1.2120, which was its lowest against the

dollar since March 2016. It fell 91.85 pence per euro, its lowest since September 2015. Options markets were also hit, with implied volatility, a key measure of market uncertainty, expiring just before the Brexit deadline, jumping to 11 vols, the highest since March 29, the original date Britain was to leave the Union.

"The pound is in a very nervous state, it is as simple as that," said TD Securities' head of currency strategy Rumpelton. "We are not in a referendum regime," he said. Johnson's explicit intention of taking Britain out of the EU, whether or not transitional agreements are in place, it was not just sterling that fell. Irish government



and Kuldeep Singh the same and one person ie myself to one else.

**NAME CHANGE**  
I have changed my name SAMINA SULTANA to SA SAMINA SULTANA Affidavit sworn before Notary Public, Guwahati, Assam. (M), Assam. I shall be known as SYEDA SAMINA SULTANA for all purpose.

**ANY LIMITED**  
Dated: 30.07.2019  
Bhawan, Pattanbazar, Guwahati, Assam, up to 33KV issued by the key mode of contract.

Tender Document in Rs.	Provisional Estimated Cost in Rs.
10,000 inclusive of GST	3,52,24,478.00

from the websites: purpose. The bidder using Banker's Cheque (non-cash) with their Bid, duly pledged their bid without payment of tender paper. Any bid by manager (PP&D), APDCL you better!

**ANY LIMITED**  
Dated: 30-07-2019  
Bhawan, Pattanbazar, Guwahati, Assam, up to 33KV issued by the key modes of contract.

Cost of tender document in Rs.	Provisional Estimated Cost in Rs.
10,000 inclusive of GST	4,53,77,412.00

from the websites: in purpose. The bidder draft/ Banker's Cheque @ 18% with their Bid, tender paper. Any bid by manager (PP&D), APDCL ve you better!

Rs. 8.25/- (Rupees 8) Contractor as per Forest Office

ইতিমধ্যে এই দিশত দুখন বাস্থনিক দূতাবাস গুৱাহাটীত স্থাপন হৈছে। এক্স ইষ্ট পলিটী কপায়ণৰ জৰিয়তে অৰ্থনীতিৰ সম্প্ৰসাৰণৰ যাত্ৰা সূচনা হৈছে। পূৰ্বতে প্ৰতিবেশী বাস্থনসমূহৰ সৈতে আমাৰ সম্পৰ্ক সীমিত আছিল। এতিয়া অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী লণ্ডন, আবুধাবি, হংকং, ছিংগাপুৰত উপলব্ধ হৈছে। প্ৰতি সপ্তাহত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী কাৰ্গো বিমানৰে কঢ়িয়াই লৈ যোৱা হয়। ৰাজ্যখনৰ ২৭ লাখ কৃষকৰ শক্তি-সামৰ্থ্য বৃদ্ধিৰ দিশত এক্স ইষ্ট পলিটী কপায়ণে নতুন দিশৰ সূচনা

**AFFIDAVIT**  
I, Smt. Renu Boruah, Widow of No. 14619010M Ex Hav Late Trilachen Boruah, resident of Vill- Nizarapara, PO- Chapakhowa (Sadiya), Dist.- Tinsukia (Assam) have declared vide an affidavit sworn before the Notary Public of Assam dated 19 Jul 2019 that my DOB is wrongly recorded in service documents of my husband as "20 Mar 1979" instead of "31 May 1978". Henceforth my DOB will be "31 May 1978" in all future purpose.

বাহন ভাৰা কৰা  
নিবিদা জননী না. এমইনুত্-চিহ্নাৰে ২০১৯-১০: উপৰত ব্যক্তিগত হিচাব খোলা কৰাৰ অন্তিম অধিকাৰ হিচাপে ১৩.০০ বছৰলৈ হিচাব কৰাৰ বাবে নিৰ্ধাৰিত কৰ্মৰ বাবে হেৰুওৱা কৰ্ম: অসম কৰ হৈছে। ইনিবিদা না. জিৰাই চিহ্নাৰে চিহ্নাৰে পি-২০১৯-১০-০৫: কাৰ্য্য: নাম: উপ-চিহ্নাৰে চিহ্নাৰে/চিহ্নাৰে ইনিবিদা হিচাব বিয়াৰ পৰ্য্যন্ত হৈছে ২৪ মাহৰ ৩০০ দিন। কাৰ্য্য ০১ (এক) শতকৰ অংশত পৰিহাৰ হৈছে। (হেৰুওৱা, কৰ্মপত্ৰ) নতুন হেৰুওৱা: ডাঃ কৰ্ম: নিবিদা মুকুট ১১,০০,৮৬৮/- টকা: অসমলৈ ধৰা ২২,৮০০/- টকা: প্ৰস্তাৱ গ্ৰহণ কৰাৰ অন্তিম তাৰিখ আৰু সময়: ১৪-০৮-২০১৯ তাৰিখৰ ১৩.০০ বছৰলৈ হিচাব কৰা হৈছে। ১৪-০৮-২০১৯ তাৰিখৰ ১৩.০০ বছৰলৈ হিচাব কৰা হৈছে। কৰ্মপত্ৰ/চিহ্নাৰে/চিহ্নাৰে চিহ্নাৰে: কৰ্মপত্ৰ: www.ireps.gov.in হেৰুওৱা হিচাব কৰাৰ বাবে: চিহ্নাৰে/চিহ্নাৰে. নিউ জলপাইগুড়ী উত্তৰ পূব সীমান্ত ৰেলৱে (নিৰ্মাণ সংস্থা)  
"ইতিমধ্যে প্ৰাধিকৰণ পোৱা"

এমইনুত্ এণ্ড প্ৰাটিকাইজাৰ্চ লিমিটেড  
পঞ্জীকৃত কাৰ্যালয় ঃ পোৰাচা এনক্ৰেড, মাহকং প্ৰান্তি বিল্ডাৰ্চ প্ৰা: লিঃ, প্ৰিণিপাল জে. বি. বোড, চেনীকুটি, গুৱাহাটী, অসম- ৭৮১০০৩, ফোন: ০২২-২৪৪০৫২৮২  
CIN: L24229AS1973PLC001446, ৱেবছাইট: www.amines.com, ইমেইল: legal@amines.com  
জাননী  
(কোম্পানীৰ ই-ইউটি শ্বেয়াৰহস্তাৱলৰ মনোযোগ আকৰ্ষণার্থে)  
বিষয়: কোম্পানীৰ ই-ইউটি শ্বেয়াৰ  
বিনিয়োগকাৰী শিক্ষা আৰু সুবন্ধা নিধি (আইইপিএফ) প্ৰাধিকৰণলৈ স্থানান্তৰ

এই জাননী বিনিয়োগকাৰী শিক্ষা আৰু সুবন্ধা নিধি প্ৰাধিকৰণ (এক্সিটিভিভ, অডিট, ট্ৰেন্ডফৰ আৰু বিক্ৰম) নিয়ম ২০১৬, সংশোধিত ("অক্ট" ৰ) বাস্তৱ অনুসৰি প্ৰকাশ কৰা হৈছে। অন্যান্য বিষয়ৰ তিস্তত এই নিয়মসমূহত এক্সেলেক্টৰীয়ে সাত বছৰ বা ততোধিক বছৰ খৰি লভ্য। পৰিশোধ নকৰাৰ বা দাবী নকৰাকৈ পৰি থকা সকলো শ্বেয়াৰ বিনিয়োগকাৰী শিক্ষা আৰু সুবন্ধা নিধি (আইইপিএফ) প্ৰাধিকৰণলৈ ট্ৰেন্ডফৰ বাস্তৱকৰী সন্নিবিষ্ট আছে। নিয়মসমূহত সন্নিবিষ্ট কৰা বিভিন্ন আৱশ্যকতা পালন কৰি, কোম্পানীয়ে নিৰ্বাচন ২০০৯-১০ অপৰিশোধিত অথবা এক্সেলেক্টৰীয়ে সাত বা ততোধিক বছৰ খৰি লভ্য। পৰিশোধ নকৰাকৈ বা দাবী নকৰাকৈ পৰি থকা সকলো শ্বেয়াৰসমূহ নিৰ্বাচিত আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰ কৰিছে। কোম্পানীয়ে এতিয়া ইয়াৰ পৰা সিনাৰে ১২ জুন, ২০১৯ ৰ সূচনাৰ্থে শত সিনা ২৬ জুলাই, ২০১৯ মৰ্মে সেইসকল সন্নিবিষ্ট শ্বেয়াৰহস্তাৱল আৱণীয় কৰিছে। নিয়মসমূহত নিৰ্বাচন ২০১৯-২০ বৰ্ষত ব্যৱহাৰিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰ কৰাটো আৱশ্যক। কোম্পানীয়ে ইয়াৰ ৱেবছাইট [www.amines.com](http://www.amines.com) ত আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰ কৰিবলগীয়া তথ্যসকল প্ৰকাশ কৰাৰ সৈতে শ্বেয়াৰসমূহৰ সন্নিবেশ বিক্ৰম আৰম্ভ কৰিছে। শ্বেয়াৰহস্তাৱলক লভ্য। যোৱা আৰু আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰযোগ্য শ্বেয়াৰসমূহৰ বিক্ৰম অনুসন্ধান কৰিবলৈ ৱে-ব্ৰাউজ <http://www.amines.com/iepl.html> চকলৈ অনুৰোধ কৰা হ'ল। শ্বেয়াৰহস্তাৱলক জন উচিত যে দাবীৰীন লভ্য। আৰু আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰ কৰা শ্বেয়াৰসমূহ লগতে তেনে শ্বেয়াৰ সন্নিবিষ্ট লাভ্য। যদি থাকে, তেন্তে তেওঁলোকে নিয়মসমূহত নিৰ্নাচিত প্ৰক্ৰিয়া অনুসৰি কৰি আইইপিএফ প্ৰাধিকৰণৰ পৰা মুছাই অনাৰ দাবী কৰিব পাৰে। কাৰিকৰণত শ্বেয়াৰ ৰা সন্নিবিষ্ট শ্বেয়াৰহস্তাৱলক, যাৰ শ্বেয়াৰ আইইপিএফ প্ৰাধিকৰণলৈ হস্তান্তৰযোগ্য, দল কৰা উচিত যে ষ্টেটিক-ইন আৰু আইইপিএফ প্ৰাধিকৰণলৈ শ্বেয়াৰ ট্ৰেন্ডফৰৰ উদ্দেশ্যত তেওঁলোকে শস্য দৃশ্য শ্বেয়াৰ চাৰ্টিফিকেট পৰিহাৰে কোম্পানীয়ে নিয়ম অনুসৰি নতুন শ্বেয়াৰ চাৰ্টিফিকেট(সমূহ) জাৰি কৰিব আৰু তেনে জাৰি মূল্য তেওঁলোকৰ নামত পঞ্জীকৃত হৈ থকা মূল চাৰ্টিফিকেট(সমূহ) আৱণীয়। নিৰ্বাচিত হৈ থকা অৰ্থনৈতিক হৈ পৰিব। শ্বেয়াৰহস্তাৱলক পুনৰ দল কৰা উচিত যে কোম্পানীয়ে ইয়াৰ ৱেবছাইটত আপল'ড কৰা বিক্ৰম নিয়ম অনুসৰি আইইপিএফ প্ৰাধিকৰণলৈ শ্বেয়াৰ হস্তান্তৰৰ উদ্দেশ্যত কোম্পানীৰ দ্বাৰা নতুন চাৰ্টিফিকেট জাৰি কৰাৰ হেৰুওৱা যথোপযুক্ত আদানী দিলিও গণ্য কৰিব পাৰে। কোম্পানীয়ে সন্নিবিষ্ট শ্বেয়াৰহস্তাৱলৰ পৰা ২৫ অক্টোব, ২০১৯ তাৰিখত কোনো যোগাযোগ নাপালে কোম্পানীয়ে নিয়মসমূহত নিৰ্নাচিত আৱশ্যকতা মনি চলি নিয়মসমূহত নিৰ্বাচিত কৰা প্ৰক্ৰিয়া অনুসৰি কাৰ্পোৰেট ব্যৱস্থাৰ শ্বেয়াৰসমূহ ষ্টেটিক-ইন আৰু আইইপিএফ প্ৰাধিকৰণলৈ ট্ৰেন্ডফৰ কৰিব। এই নিয়ম আৰু নিয়মসমূহ সন্নিবিষ্ট শ্বেয়াৰহস্তাৱল কোনো স্পষ্টীকৰণ থাকিলে শ্ৰীমতী চেন্দাৰা/ডাবলীয়া, অৰ্থাৎ কাৰ্গো, শ্বেয়াৰলৈ আইইপিএফ (ইণ্ডিয়া) প্ৰা: লিঃ, কোম্পানীৰ শ্বেয়াৰ ট্ৰেন্ডফৰ এক্সিট চি-১০১, ২৪৭ পাৰ্ক, এলবিএছ মাৰ্গ, ডিববোৰী (পলিন) মুছাই-৪০০০৮৩, ফোন: ০২২ ২৪৪১৫৩৪৪/৫৩৪৩৮, ফেক্স: ০২২ ২৮৩১ ২৮৪৫, ইমেইল: [support@sharaxindia.com](mailto:support@sharaxindia.com) ত যোগাযোগ কৰিব পাৰে।

এমইনুত্ এণ্ড প্ৰাটিকাইজাৰ্চ লিমিটেড  
ছল: মুছাই  
তাৰিখ ৩০ জুলাই, ২০১৯  
অধ্যক্ষ (বিল্ডিং) আৰু কোম্পানী সচিব

কৰা সন্ধানীয়তাৰ দিশ সম্বন্ধে বহলাই জানিব পাৰিছে বুলি কয়। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত হ'ব লাগিলে এক্স ইষ্ট পলিটী কপায়ণৰ বিকল্প নাই বুলিও অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি এক্স ইষ্ট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক্স ইষ্ট পলিটী কপায়ণৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে দেশৰ বৰ্ঠ অৰ্থনৈতিক কৰিড'বলৈ কপায়ণিত হোৱাৰ সুযোগ লাভ কৰিছে বুলি কয়।

**CHAKRABORTY,**  
Son of Late Nishi Kanta Chakraborty, Resident of B.R. Dutta Road, Rangapara, Ward No.-4, District-Sonitpur Assam, Pin- 784505  
Whereas, Original Application No.-573 of 2018 was listed before Hon'ble Presiding Officer on 25.06.2019  
Whereas, this Hon'ble Tribunal is pleased to issue summons/ notice on the said Application under section 19 (4) of the Act, (OA) filed against you for recovery of debts of Rs. 24,08,203.91 (Rupees Twenty Four Lakhs Eight Thousand Two Hundred Three and Paise Ninety One) only ( application along with copies of documents etc. annexed).

**LOST**  
I have lost my Assam Higher Secondary Education Council Registration card bearing Regd. No A-077598 year 2002-2003.  
**Supriya Pegu**  
D/o Sibaram Pegu  
Laimekuri, Jonai.

(i) to show cause within thirty days of the service of summons as to why relief prayed for should not be granted;  
You are also directed to file the written statement with a copy thereof furnished to the applicant and to appear before Hon'ble Debts Recovery Tribunal on or before 28-08-19 at 10.30 A.M. failing which the application shall be heard and decided in your absence.  
Given under my hand and seal of the tribunal on this the 7th day of July, 2019 at Guwahati.  
Sd/-  
Registrar  
Debts Recovery Tribunal  
Guwahati

**LOST**  
I have lost my Marksheet, Certificate, Admit card of HSLC (Roll-120 No-91) Year 1992 & HSC New Course Marksheet, Certificate, Admit Card (Roll-286 No-B-415) Reg. Card (No-44833 of 1990-91).  
**PRADIP BORAH**  
S/o Lt. Indranath Borah  
Vill-Ratanpur  
P.S./P.O.-Dhemaji

The Superintendent Engineer, PWD, Guwahati Building Circle-II, Chandmari, Guwahati-3 on behalf of Governor of Assam invites item rate bids in electronic tendering system for the work "Construction Boundary wall, Earth Filling & Assam Type Building in the school Field of Arya Vidyapeeth H.S. & M.P. School, Guwahati" with an approximate value of work of Rs. 1,58,91,280.00 from APWD registered Class-I (A/B/C) contractors having experience of similar nature of work. Details of the bids may be seen at e-procurement portal website: [www.assamtenders.gov.in](http://www.assamtenders.gov.in) and also in the office of the undersigned during office hours. The bidders must be enrolled in [www.assamtenders.gov.in](http://www.assamtenders.gov.in) for participating in the bidding process.

**PRESS NOTICE**  
The Superintendent Engineer, PWD, Guwahati Building Circle-II, Chandmari, Guwahati-3 on behalf of Governor of Assam invites item rate bids in electronic tendering system for the work "Construction Boundary wall, Earth Filling & Assam Type Building in the school Field of Arya Vidyapeeth H.S. & M.P. School, Guwahati" with an approximate value of work of Rs. 1,58,91,280.00 from APWD registered Class-I (A/B/C) contractors having experience of similar nature of work. Details of the bids may be seen at e-procurement portal website: [www.assamtenders.gov.in](http://www.assamtenders.gov.in) and also in the office of the undersigned during office hours. The bidders must be enrolled in [www.assamtenders.gov.in](http://www.assamtenders.gov.in) for participating in the bidding process.  
Sd/-  
Superintendent Engineer P.W.D.  
Guwahati Building Circle-II  
Chandmari, Guwahati-3  
Janasanyog/C/2758/19